


প্ৰপত্ৰ - ১

[অনুচ্ছেদ ৩ৰ উপ-অনুচ্ছেদ (১) চাওঁক]
(একাউন্ট খোলাৰ বাবে আবেদন)

প্ৰতি

ডাকঘৰৰ ভাৰপ্ৰাপ্ত / প্ৰৱন্ধক

.....
.....

মহোদয়,

মই (একাউন্টধাৰী / অভিভাৱক) ইয়াৰ দ্বাৰা ৰাজহুৱা ভৱিষ্যনিধি পুঁজি আঁচনিৰ অধীনত
একাউন্ট খোলাৰ বাবে আবেদন কৰিলোঁ।মই/- টকা (..... টকা) নগদ / চেক / ডিডি নম্বৰ
..... তাৰিখত আৰম্ভণি জমা হিচাপে দিলোঁ। মোৰ তথ্যসমূহ তলত দিয়া ধৰণে :-১. একাউন্টধাৰীৰ নাম
স্বামী / পিতৃ / মাতৃৰ নাম
জন্মৰ তাৰিখ (ডিডি / এমএম / ৱাই ৱাই ৱাই ৱাই)
(আখৰত)

অথবা

২. নাবালক একাউন্টধাৰীৰ নাম
পিতৃ / মাতৃ বা অভিভাৱকৰ নাম
জন্মৰ তাৰিখ (ডিডি / এমএম / ৱাই ৱাই ৱাই ৱাই)
(আখৰত)৩. একাউন্টধাৰী / অভিভাৱকৰ আধাৰ নম্বৰ
.....৪. একাউন্টধাৰী / অভিভাৱকৰ পাৰমাৰ্শ্বিক একাউন্ট নম্বৰ (PAN)
.....৫. বৰ্তমান ঠিকনা
.....স্থায়ী ঠিকনা
.....৬. যোগাযোগৰ বিৱৰণ :-
টেলিফোন নম্বৰ
মোবাইল নম্বৰ
ইমেইল আইডি

৭. একাউণ্টৰ ধৰণ :-

(একক বা নাবালকৰ বাবে অভিভাৱকৰ জৰিয়তে বা
মানসিকভাৱে অস্থিৰ বা অন্ধ বা অক্ষম ব্যক্তিৰ বাবে
অনুমোদিত ব্যক্তিৰ জৰিয়তে)

৮. (*) জন্ম প্ৰমাণ পত্ৰৰ বিশদ :-

(নাবালকৰ একাউণ্টৰ ক্ষেত্ৰত প্ৰযোজ্য)

গ) প্ৰমাণ পত্ৰ নং

ঘ) জাৰী কৰা তাৰিখ

ঙ) জাৰী কৰা কৰ্তৃপক্ষ

৯. (*) অভিভাৱকৰ নাম (প্ৰাকৃতিক / আইনী)

(যদি একাউণ্টটো এজন নাবালক / মানসিকভাৱে
অস্থিৰ ব্যক্তিৰ হৈ খোলা হৈছে)

১০. সংলগ্ন কৰা অন্যান্য কেৱাইচি নথিপত্ৰৰ বিৱৰণ

১) চিনাক্তকৰণৰ প্ৰমাণ

২) ঠিকনাৰ প্ৰমাণ

১১. (চিনাক্তকৰণ আৰু ঠিকনাৰ প্ৰমাণৰ উদ্দেশ্যে
তলত দিয়া নথিসমূহ আনুষ্ঠানিকভাৱে বৈধ নথি
হিচাপে গ্ৰহণ কৰা হ'ব: ১) পাছপোৰ্ট, ২) ড্ৰাইভিং
লাইচেন্স, ৩) ভোটাৰ আইডি কাৰ্ড, ৪) এনআৰইজিএ
জাৰী কৰা ৰাজ্যিক চৰকাৰী বিষয়াৰ দ্বাৰা স্বাক্ষৰিত
জব কাৰ্ড, ৫) নাম আৰু ঠিকনাৰ সবিশেষ সন্নিবিষ্ট
থকা ৰাষ্ট্ৰীয় জনসংখ্যা পঞ্জীয়ে জাৰী কৰা চিঠি);

.....

১১. একাউণ্টটোৰ সঞ্চালন হ'ব :-

(ক) একাউণ্টধাৰীয়ে সংখ্যাগৰিষ্ঠতা লাভ নকৰালৈকে অভিভাৱকৰ দ্বাৰা।

(খ) একাউণ্টধাৰী নিজেই সংখ্যাগৰিষ্ঠতা লাভ কৰাৰ লগে লগে,

১২. স্বাক্ষৰৰ নমুনা

১ ২ ৩

(নাম)

মই ইয়াৰ দ্বাৰা ঘোষণা কৰিছো যে মই দেশৰ কোনো ডাকঘৰ / বেংকত ত্ৰমিক নম্বৰ ১ত উল্লেখ কৰা মোৰ / নাবালকৰ নামত ৰাজহুৱা
ভৱিষ্যনিধি পুঁজি আঁচনিৰ একাউণ্ট খোলা নাই।

মই আকৌ ইয়াৰ দ্বাৰা ঘোষণা কৰিছো যে মই ৪ নং অনুচ্ছেদৰ ব্যৱস্থা অনুসৰি মোৰ নামত আৰু নাবালকৰ নামত খোলা একাউণ্টত
সৰ্বাধিক জমাৰ সীমা মানি চলিম আৰু সৰ্বোচ্চ সীমাৰ ওপৰত যিকোনো জমা আঁচনিৰ উলংঘন হিচাপে গণ্য কৰা হ'ব।

মই আকৌ ইয়াৰ দ্বাৰা ঘোষণা কৰিছো যে মই আৰু নাবালক দুয়ো ভাৰতৰ নিবাসী নাগৰিক আৰু ভবিষ্যতে নাগৰিক / নিবাসৰ অৱস্থাৰ
যিকোনো পৰিৱৰ্তনৰ বিষয়ে একাউণ্ট কাৰ্যালয়ক জনাবলৈ সংকল্প কৰোঁ।

মই ইয়াৰ দ্বাৰা আঁচনিৰ ব্যৱস্থা আৰু আঁচনিৰ ওপৰত প্ৰযোজ্য চৰকাৰী সঞ্চয় প্ৰচাৰ নিয়ম-২০১৮ আৰু সময়ে সময়ে জাৰী কৰা
সংশোধনী মানি চলাৰ প্ৰতিশ্ৰুতি দিলোঁ।

একাউন্টধাৰী / অভিভাৱকৰ স্বাক্ষৰ বা আঙুলিৰ ছাপ

তাৰিখ

মনোনয়ন

১৩. মই ইয়াৰ দ্বাৰা তলত উল্লেখ কৰা ব্যক্তি(সকল)ক মনোনীত কৰিছো যাক মোৰ মৃত্যুৰ ক্ষেত্ৰত আন সকলো ব্যক্তিক বাদ দি মোৰ মৃত্যুৰ সময়ত (আঁচনিৰ নাম)ত মোৰ একাউন্টত থকা ধনৰাশি প্ৰদান কৰিব লাগিব।

ক্ৰ নং	মনোনীত ব্যক্তি(সকলৰ) নাম আৰু সম্পৰ্ক	সম্পূৰ্ণ ঠিকনা(সমূহ)	মনোনীত ব্যক্তিৰ আধাৰ নং (বৈকল্পিক)	নাবালকৰ ক্ষেত্ৰত মনোনীত ব্যক্তি জন্ম তাৰিখ	প্ৰাপ্যতাৰ অংশীদাৰিত্ব	প্ৰাপ্যতাৰ প্ৰকৃতি ট্ৰাষ্টী বা মালিক
১						
২						
৩						
৪						

যিহেতু ওপৰত উল্লেখ কৰা ক্ৰমিক নং (সমূহ)ত মনোনীত ব্যক্তি(সকল) নাবালক হোৱাৰ বাবে, মই শ্ৰী/ শ্ৰীমতী/কুমাৰী, পিতৃ, মাতৃ, স্বামী, ঠিকনা ক মোৰ মৃত্যু হোৱাৰ পিছত, মনোনীত ব্যক্তিজনৰ কিশোৰত্বৰ সময়ত উক্ত একাউন্টৰ অধীনত প্ৰাপ্য ধনৰ পৰিমাণ গ্ৰহণ কৰিবলৈ নিযুক্ত কৰোঁ।

১. সাক্ষীৰ স্বাক্ষৰ
নাম আৰু ঠিকনা
২. সাক্ষীৰ স্বাক্ষৰ
নাম আৰু ঠিকনা

একাউন্টধাৰী / অভিভাৱকৰ স্বাক্ষৰ বা আঙুলিৰ ছাপ

স্থান:
তাৰিখ:

ডাকঘৰ / বেংকৰ ব্যৱহাৰৰ বাবে

একাউন্টটোৰ নামত তাৰিখে
..... টকাৰ প্ৰাৰম্ভিক জমা সৈতে একাউন্ট নং তাৰিখৰ
জৰিয়তে খোলা হৈছে।
গ্ৰাহক চিনাক্তকৰণ নম্বৰ
মনোনয়ন নং তাৰিখে পঞ্জীয়ন কৰা হৈছে।

উপযুক্ত কৰ্তৃপক্ষৰ স্বাক্ষৰ আৰু মোহৰ

প্ৰপত্ৰ - ২
[অনুচ্ছেদ ৮ আৰু অনুচ্ছেদ ১০ৰ উপ-অনুচ্ছেদ (১) চাওঁক]
(ঋণ / উলিওৱাৰ বাবে আবেদন)

প্ৰতি

ডাকঘৰৰ ভাৰপ্ৰাপ্ত / প্ৰৱন্ধক

.....
.....

মহোদয়,

মই (একাউণ্টধাৰী / অভিভাৱক) তলত দিয়া বিৱৰণ অনুসৰি
মোৰ একাউণ্টৰ পৰা ঋণ / উলিওৱাৰ বাবে আবেদন কৰিছোঁ :-

একাউণ্ট নম্বৰ :

ঋণ / উলিওৱা বিহুৰা ধনৰাশিৰ পৰিমাণ

*প্ৰমাণিত, যে উলিয়াবলৈ / ঋণ বিচৰা ধনৰাশিৰ প্ৰয়োজনীয়তাৰ বাবে
ব্যৱহাৰ কৰা হ'ব, যি জীয়াই আছে আৰু এতিয়াও নাবালক।

২. অনুগ্ৰহ কৰি ঋণ / উলিওৱালৈ বিচৰা ধনৰাশিখিনিত (একাউণ্ট কাৰ্যালয়ৰ
নাম) থকা মোৰ এচ বি একাউণ্ট নং ত জমা কৰি দিয়ক।

অথবা

অনুগ্ৰহ কৰি ডিমাণ্ড ড্ৰাফ্ট / একাউণ্ট পে চেক জাৰি কৰক

অথবা

অনুগ্ৰহ কৰি নগদ ধন পৰিশোধ কৰক (প্ৰযোজ্য যদিহে ধনৰাশিটো নগদ ধন পৰিশোধৰ অনুমতিপ্ৰাপ্ত সীমাৰ তলত হয়)

৩. মই ঘোষণা কৰিছোঁ যে আঁচনিৰ অধীনত উলিওৱা / ঋণৰ অনুমোদনৰ বাবে প্ৰযোজ্য সকলো বিধানসমূহ পালন কৰা হৈছে।

প্ৰযোজ্য প্ৰয়োজনীয় নথিসমূহ তলত উল্লেখ কৰা ধৰণে সংলগ্ন কৰা হৈছে :-

১.

২.

তাৰিখ :-

একাউণ্টধাৰী / অভিভাৱকৰ স্বাক্ষৰ বা আঙুলিৰ ছাপ

প্ৰমাণিত কৰিছোঁ

(আঙুলিৰ ছাপৰ ক্ষেত্ৰত প্ৰমাণীকৰণ প্ৰযোজ্য।)

কেৱল কাৰ্যালয়ৰ ব্যৱহাৰৰ বাবে

পৰিশোধ বিৱৰণ

একাউণ্টত উপলব্ধ ধনৰাশি : টকা
প্ৰাৰম্ভিক চাবস্ক্ৰিপচনৰ তাৰিখ :
যি তাৰিখত অন্তিম উলিওৱা / ঋণৰ অনুমতি দিয়া হৈছিল
উলিওৱাৰ / ঋণৰ বাবে অনুমোদিত মুঠ ধনৰাশি টকা (সংখ্যাত)
(শব্দত)

তাৰিখৰ মোহৰ

ডাকঘৰৰ তাৰপ্ৰাপ্ত / প্ৰৱন্ধকৰ স্বাক্ষৰ

স্বীকাৰোক্তি
(একাউণ্টধাৰীৰ দ্বাৰা পূৰ কৰিব লাগিব)

..... টকা (সংখ্যাত) (শব্দত)
নগদ / চেক / ডিডি যাৰ নং তাৰিখ জৰিয়তে / একাউণ্ট নম্বৰ
.....ত হস্তান্তৰৰ জৰিয়তে গ্ৰহণ কৰিছোঁ।

তাৰিখ

একাউণ্টধাৰী / অভিভাৱকৰ স্বাক্ষৰ / আঙুলিৰ ছাপ

প্ৰপত্ৰ - ৩
[অনুচ্ছেদ ১১ৰ উপ-অনুচ্ছেদ (১) চাওঁক]
(একাউন্ট বন্ধ কৰাৰ বাবে আবেদন)

ডাকঘৰ / বেংকৰ নাম

তাৰিখ

একাউন্ট নম্বৰ

১. মই ইয়াৰ দ্বাৰা পাছ বুক / জমা ৰচিদ জমা দিলোঁ আৰু মোৰ তাৰিখে পৰিপক্ক হোৱা ওপৰোক্ত একাউন্টটো বন্ধ কৰাৰ বাবে আবেদন কৰিলোঁ।

২. অনুগ্ৰহ কৰি মোৰ পৰিপক্ক একাউন্টত থকা যোগ্য ভাৰসাম্যৰ পৰিমাণটো ত (একাউন্ট কাৰ্যালয়ৰ নাম) থকা মোৰ এছ বি একাউন্ট নংত জমা কৰি দিয়ক।

অথবা

অনুগ্ৰহ কৰি ডিমাণ্ড ড্ৰাফ্ট / একাউন্ট পে চেক জাৰি কৰক

অথবা

অনুগ্ৰহ কৰি নগদ ধন পৰিশোধ কৰক (প্ৰযোজ্য যদিহে ধনৰাশি অনুমতিপ্ৰাপ্ত সীমাৰ তলত থাকে)

*প্ৰমাণিত, যে উলিয়াবলৈ বিচৰা ধনৰাশি / লাভ কৰিব বিহুৰা ঋণৰ প্ৰয়োজনীয়তাৰ বাবে ব্যৱহাৰ কৰা হ'ব, যি জীয়াই আছে আৰু এতিয়াও নাবালক।

একাউন্টধাৰী / অভিভাৱকৰ স্বাক্ষৰ বা আঙুলিৰ ছাপ

(আঙুলিৰ ছাপ একাউন্ট কাৰ্যালয়ৰ পৰিচিত ব্যক্তিৰ দ্বাৰা প্ৰমাণিত হ'ব লাগিব)

পৰিশোধ আদেশ
 (কেৱল কাৰ্যালয়ৰ ব্যৱহাৰৰ বাবে)

তাৰিখ

পৰিশোধ বিৱৰণ

মূল ধনৰাশি টকা

(+) দেয় সুদ টকা

(-) অতিৰিক্ত পৰিশোধ কৰা সুতৰ আদায় টকা

কৰ্তন যদি আছে টকা

মুঠ প্ৰাপ্য ধনৰাশি টকা

..... টকা (সংখ্যাত) (শব্দত)

পৰিশোধ কৰক।

তাৰিখ

ডাকঘৰৰ ভাৰপ্ৰাপ্ত / প্ৰৱন্ধকৰ স্বাক্ষৰ

স্বীকাৰোক্তি
(জমাকৰ্তাই পূৰ কৰিব লাগিব)

..... টকা (সংখ্যাত) (শব্দত)
নগদ / চেক / ডিডি যাৰ নং তাৰিখ জৰিয়তে / একাউন্ট নম্বৰ
.....ত হস্তান্তৰৰ জৰিয়তে গ্ৰহণ কৰিছোঁ।

তাৰিখ

একাউন্টধাৰী / অভিভাৱকৰ স্বাক্ষৰ / আঙুলিৰ ছাপ

প্ৰপত্ৰ - ৪
[অনুচ্ছেদ ১২ৰ উপ-অনুচ্ছেদ (১) চাওঁক]
(একাউণ্টৰ সম্প্ৰসাৰণৰ বাবে আবেদন)

প্ৰতি,
ডাকঘৰৰ ভাৰপ্ৰাপ্ত / প্ৰৱন্ধক

.....
.....

মহোদয়,

১. মোৰ পিপিএফ একাউণ্ট নম্বৰ টু তাৰিখে পৰিপক্ক হৈছে।

২. ময় মোৰ পিপিএফ একাউণ্ট নম্বৰ পাঁচ বছৰৰ অৱৰোধ সময়সীমাৰ বাবে সম্প্ৰসাৰণ কৰিবলৈ অনুৰোধ জনাইছোঁ।

৩. মই সময়ে সময়ে সংশোধন কৰা উক্ত আঁচনিখনৰ অধীনত সম্প্ৰসাৰণৰ সময়ছোৱাত একাউণ্টটোত প্ৰযোজ্য নিয়ম আৰু চৰ্তবোৰ বুজি পাইছোঁ আৰু সেইবোৰ মানি চলিব।

মই ইয়াৰ দ্বাৰা ঘোষণা কৰিছোঁ যে মই আৰু নাবালকজন (নাবালকৰ একাউণ্টৰ ক্ষেত্ৰত) পাঁচ বছৰৰ অৱৰোধ সময়সীমাৰ ম্যাদ আৰম্ভ হোৱাৰ সময়ত ভাৰতৰ বাসিন্দা হিচাপে অব্যাহত আছোঁ।

তাৰিখ

একাউণ্টধাৰী / অভিভাৱকৰ স্বাক্ষৰ

স্থান

(নাম আৰু ঠিকনা)

.....

একাউণ্ট কাৰ্যালয়ৰ ব্যৱহাৰৰ বাবে

একাউণ্ট নং যিটো টকা (.....
..... টকা) তাৰিখে খোলা হৈছিল আৰু তাৰিখত
পৰিপক্ক হৈছিল, সেইটোৰ পৰা লৈ কাৰিকৰী হোৱা
আঁচনিৰ নিয়মৰ অধীনত বছৰৰ বাবে সম্প্ৰসাৰণ কৰা হ'ল।

বেকৰ্ডসমূহ আৰু পাছ বুক / জমা ৰচিদ / একাউণ্টৰ ষ্টেটমেণ্টত প্ৰয়োজনীয় প্ৰৱেশসমূহ কৰা হৈছে।

তাৰিখ

ডাকঘৰৰ ভাৰপ্ৰাপ্ত / প্ৰৱন্ধকৰ স্বাক্ষৰ

মোহৰ

প্ৰপত্ৰ - ৫
[অনুচ্ছেদ ১৩ৰ উপ-অনুচ্ছেদ (১) চাওঁক]
অকালতে একাউণ্ট বন্ধ কৰাৰ বাবে আবেদন

প্ৰতি,
ডাকঘৰৰ ভাৰপ্ৰাপ্ত / প্ৰৱন্ধক
.....
.....

মহোদয়,

১. মই মোৰ টকা (..... টকা মাত্ৰ) ভাৰসাম্য থকা
একাউণ্ট নং অকালতে বন্ধ কৰিব বিচাৰিছোঁ আৰু প্ৰযোজ্য জৰিমনা কৰ্তন কৰি, তলত দিয়া বিৱৰণ অনুসৰি
পৰিশোধ কৰিবলৈ অনুৰোধ জনালোঁ :-

অনুগ্ৰহ কৰি সেই ধনখিনিত (একাউণ্ট কাৰ্যালয়ৰ নাম) থকা মোৰ
এচ বি একাউণ্ট নং ত জমা কৰি দিয়ক।

অথবা

অনুগ্ৰহ কৰি ডিমাণ্ড ড্ৰাফ্ট / একাউণ্ট পে চেক জাৰি কৰক

অথবা

অনুগ্ৰহ কৰি নগদ ধন পৰিশোধ কৰক (প্ৰযোজ্য যদিহে ধনৰাশি অনুমতিপ্ৰাপ্ত সীমাৰ তলত থাকে)

২. মই / আমি ইয়াৰ দ্বাৰা ঘোষণা কৰিছোঁ যে পৰিপক্কতাৰ আগতে একাউণ্টটো বন্ধ কৰাৰ চৰ্তবোৰ পালন কৰা হৈছে।

প্ৰযোজ্য প্ৰয়োজনীয় নথিসমূহ তলত উল্লেখ কৰা ধৰণে সংলগ্ন কৰা হৈছে :-

১.

২.

*প্ৰমাণিত, যে উলিয়াবলৈ বিচৰা ধনৰাশি / লাভ কৰিব বিহুৰা ঋণৰ প্ৰয়োজনীয়তাৰ বাবে ব্যৱহাৰ
কৰা হ'ব, যি জীয়াই আছে আৰু এতিয়াও নাবালক।

তাৰিখ :-

একাউণ্টধাৰক/সকলৰ স্বাক্ষৰ বা আঙুলিৰ ছাপ

(জমাকৰ্তাৰ আঙুলিৰ ছাপ একাউণ্ট কাৰ্যালয়ৰ পৰিচিত ব্যক্তিৰ দ্বাৰা প্ৰমাণিত হ'ব লাগিব)

কেৱল কাৰ্যালয়ৰ ব্যৱহাৰৰ বাবে

পৰিশোধ বিৱৰণ

একাউণ্টত যোগ্য ভাৰসাম্য :

জৰিমনাৰ পৰিমাণ কৰ্তন কৰি :

পৰিশোধ কৰিবলগীয়া মুঠ ধনবাশি : (সংখ্যাত)

(শব্দত)

তাৰিখৰ মোহৰ

ডাকঘৰৰ ভাৰপ্ৰাপ্ত / প্ৰৱন্ধকৰ স্বাক্ষৰ

স্বীকাৰোক্তি

(একাউণ্টধাৰক / দূতৰ দ্বাৰা পূৰ কৰিব লাগিব)

..... টকা (সংখ্যাত) (শব্দত)

নগদ / চেক / ডিডি যাৰ নং তাৰিখ জৰিয়তে / একাউণ্ট নম্বৰ

.....ত হস্তান্তৰৰ জৰিয়তে গ্ৰহণ কৰিছোঁ।

তাৰিখ :

স্থান :

একাউণ্টধাৰী / অভিভাৱকৰ স্বাক্ষৰ / আঙুলিৰ ছাপ

ৰাজহুৱা ভৱিষ্যনিধি পুঁজি আঁচনি, ১৯৬৮ৰ অধীনত মনোনীতসকলৰ / আইনী উত্তৰাধিকাৰীৰ দ্বাৰা প্ৰত্যাহাৰৰ বাবে
আবেদন

প্ৰতি,

প্ৰৱন্ধক,

..... (বেংকৰ নাম) মই/আমি ৰাজহুৱা ভৱিষ্যনিধি পুঁজি একাউণ্ট নং
.....ৰ গ্ৰাহক প্ৰয়াতৰ মনোনীত(সকলে)/আইনী উত্তৰাধিকাৰী(সকলে),
উক্ত মৃতকৰ একাউণ্টত জমা থকা সম্পূৰ্ণ পৰিমাণটো উলিয়াব বিচাৰোঁ।

অনুগ্ৰহ কৰি সংলগ্ন চাওকঁ;

(১) গ্ৰাহকৰ মৃত্যুৰ সন্দৰ্ভত প্ৰমাণপত্ৰ।

* (২) শ্ৰী আৰু শ্ৰীৰ মৃত্যু সম্পৰ্কত প্ৰমাণপত্ৰৰ লগতে গ্ৰাহকৰ দ্বাৰা নিযুক্ত
মনোনীত(সকল)।

** (৩) উচ্চ ন্যায়ালয়ৰ দ্বাৰা জাৰী কৰা মৃত গ্ৰাহকৰ প্ৰৱেশিত উইলৰ প্ৰমাণিত প্ৰতিলিপিৰ সৈতে উত্তৰাধিকাৰ
প্ৰমাণপত্ৰ / প্ৰশাসনৰ পত্ৰ।

@(৪) গ্ৰাহকৰ পাছবুক

@(৫) ক্ষতিপূৰণ পত্ৰ

@(৬) শপতনামা

@(৭) শপতনামাত অস্বীকাৰৰ পত্ৰ

স্থান

তাৰিখ

দাবীদাৰ(সকল)ৰ স্বাক্ষৰ / আঙুলিৰ ছাপ

একাউণ্ট অফিচৰ ব্যৱহাৰৰ বাবে

..... টকা (..... টকা) উলিওৱাৰ বাবে অনুমোদন দিয়া হল।

তাৰিখ

একাউণ্ট বিষয়া

দাবীদাৰ(সকল)ৰ দ্বাৰা স্বাক্ষৰিত ৰচিদ

..... ষ্টেট বেংক/ডাকঘৰৰ পৰা টকা (..... টকা) আমাৰ
দাবীৰ সম্পূৰ্ণ নিষ্পত্তি হিচাপে লাভ কৰিছোঁ।

স্থান

তাৰিখ

দাবীদাৰ(সকল)ৰ স্বাক্ষৰ / আঙুলিৰ ছাপ

*প্ৰযোজ্য নহলে মচি দিয়ক

**বৈধ মনোনয়ন থাকিলে কাটি দিয়ক

@ মনোনয়নৰ অনুপস্থিতিত ১ লাখ টকাৰ পৰ্যন্ত দাবীৰ বাবে আইনী উত্তৰাধিকাৰীৰ দ্বাৰা প্ৰস্তুত কৰিব লাগিব।